

ভূপেন হাজরিকাৰ গীতত ইতিহাসৰ চৰ্চা

জ্যোতিদেৱ গোস্বামী



ড° ভূপেন হাজরিকা অসমীয়া মানুহৰ হিয়াৰ আমৃত। তেখেতৰ দৰে অনন্য বহুমুখী প্ৰতিভাসম্পন্ন লোক অসমত কদা-কাটিছে দুই-এজন উপজিছে। সৰ্বভাৰতীয় স্বীকৃতি প্ৰাপ্তিৰ ক্ষেত্ৰতো তেখেতৰ দৰে অসমীয়া অতি বিৰল। সাধাৰণ অনা-অসমীয়া ভাৰতীয়ই তেখেতক চলচিত্ৰৰ লগত জড়িত এজন মহান সংগীতজ্ঞ আৰু সুগায়ক হিচাপে চিনি পায়। অসমৰ সৰ্বসাধাৰণ শ্ৰোতায়ো ভূপেন হাজৰিকাদেৱক গীতিকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী বুলিয়েই জানে। কিন্তু যিসকল অসমীয়াই ভূপেন সংগীত শুনি, তাক হৃদয়ংগম কৰে, তেওঁলোকে জানে যে ভূপেন হাজৰিকা একেধাৰে এজন সুগায়ক, সুৰকাৰ, গীতিকাৰ, কবি, সাহিত্যিক, অভিনেতা, চলচিত্ৰ নিৰ্মাতা, সংগীত পৰিচালক, সংগীতজ্ঞ আৰু সংগীতৰ সাধক। সঁচা কথা ক'বলৈ হ'লে ভূপেনদাৰ সমপৰ্যায়ৰ পণ্ডিত লোক অসমত পাৰলৈ কঠিন। সংগীতৰ বাহিৰেও অসম আৰু উত্তৰ-পূৰ্বাধ্যলৰ কলা-সংস্কৃতি আৰু সমাজ ব্যৱস্থাৰ ওপৰত ভূপেনদাৰ যি বুঝপত্তি আছিল, সেই স্থান খুব কমসংখ্যক পণ্ডিতৰ মাজতহে দেখা পোৱা যায়। জনসংস্কৃতিৰ এই বাছকবনীয়া দিশটো ভূপেনদাৰ গীতত সঘনে ফুটি ওলাইছিল।

ইতিহাসৰ চৰ্চা ভূপেনদাৰ গীতৰ আন এটা উল্লেখযোগ্য দিশ। ইতিহাসক সমল কৰি লৈ গীতৰ মাজেৰে বুৰঞ্জী কোৱা অথবা লিখি যৈ যোৱা কামটো খুব কমসংখ্যক গীতিকাৰে কৰি যৈ গৈছে বুলি আমাৰ অনুমান হয়। ভূপেন হাজৰিকা ইতিহাসৰ ছাত্ৰ নাছিল যদিও তেখেতৰ সমান ইতিহাস বুৰঞ্জীৰ পণ্ডিতেও নাজানিছিল, কিয়নো অসম বুৰঞ্জীৰ পৰিবাৰ আৰণ্ত কৰি ভাৰত বুৰঞ্জীকে লৈ বিশ্ব ইতিহাসৰ সকলো ঘটনা তেখেতে তন্ত তন্তকৈ জানিছিল আৰু সেই জ্ঞান শুৱলা ভাষাৰে নিজৰ গীতত লিপিবদ্ধ কৰি গীতৰ লগতে সেই ইতিহাস

অমৰ কৰি যৈ গৈছিল। ভূপেনদাৰ বুৰঞ্জীবিদো নাছিল। গৱেষণা কৰি নতুন ইতিহাস লিখা কাম তেখেতে কৰা নাই। কিন্তু প্ৰচলিত ইতিহাসৰ বিভিন্ন কাহিনী গীতৰ মাধ্যমেৰে শ্ৰোতাৰ মাজত প্ৰচাৰ কৰি ইতিহাস বিষয়টোলৈ তেখেতে যি অৱদান আগবঢ়াই যৈ গৈছে, সেই অৱদান খুব কমসংখ্যক বুৰঞ্জীৰ শিক্ষকেহে নিজৰ জীৱনত কৰিব পাৰিছে।

ইতিহাসৰ ওপৰত ভূপেনদাৰ আস্থাও আছিল অদম্য আৰু সেয়েহে বুৰঞ্জী শিক্ষাক তেওঁ বিজ্ঞান শিক্ষাক সমপৰ্যায়ত বাখিছে।

“সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সমাজে সাৰটিৰ মহান মানবতা
বিজ্ঞানে আনিব জোৱাৰ।”

(জিলিকাৰ লুইতৰে পাৰ)

ইতিহাসৰ প্ৰতি থকা এই অদম্য আস্থাই সঘনে ভূপেনদাক বিপ্লবী হ'বলৈ উদগনি দিয়ে। সেয়েহে তেখেতে গায়,

“সংগ্রাম আন এটি নাম জীৱনৰে
ইতিহাসে চিৎঞে জয় জনতাৰে।”

(আহ আহ ওলাই আহ)

নিজৰ দেশৰ ইতিহাসক লৈ গৌৰিৰ কৰিব জনা গীতিকাৰে দিহিঙে-দিপাঙে ঘূৰি ফুৰোঁতেও আমাৰ বুৰঞ্জী বিদেশত প্ৰচাৰ কৰাৰ কথা গীতৰ মাজেৰে শ্ৰোতাক কয়।

“মই ইলোৱাৰ পৰা পুৰণি বহণ
চিকাগোলে’ কঢ়িয়ালোঁ”

(মই এটি যায়াৰ)

আমাৰ বিচাৰ মতে ভূপেন হাজৰিকাই নিজৰ গীতৰ মাজেৰে তিনিধৰণে ইতিহাসৰ চৰ্চা কৰিছিল। এটা জাতিৰ সোণালী ইতিহাসে নতুন পুৰুষক উদ্বৃদ্ধ কৰে আৰু সেয়েহে সুধাকৃষ্টই নিজৰ প্ৰথম প্ৰকাৰৰ গীতিবোৰত ভাৰত আৰু বিশেষকৈ অসমৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ কথা কৈ অসমীয়া জাতি গঠনলৈ বিশেষ অৰিহণা

আগবঢ়াইছিল। কোৱা নিষ্প্ৰয়োজন যে এই শ্ৰেণীৰ গীতিবোৰত গীতিকাৰে সদায় এটা বাৰ্তা অৰ্থাৎ ‘মেছেজ’ শ্ৰোতাক দিবলৈ যত্ন কৰি নিজে সমাজ সংস্কাৰকৰ ভূমিকা প্ৰহণ কৰে। বেলেগ বেলেগ সময়ত এই বাৰ্তা বেলেগ হয়; কেতিয়াবা সমৰ্থৰ বাৰ্তা, কেতিয়াবা কমবিমুখতা এবি স্বারলম্বী হ'বলৈ দিয়া উপদেশ, কেতিয়াবা ধৰ্ম নিৰপেক্ষতাৰ বাণী আৰু আন কেতিয়াবা স্বদেশপ্ৰেমৰ মন্ত্ৰ। এই শ্ৰেণীৰ গীতৰ ভিতৰতে আছিল ভূপেনদাৰ আন কিছুমান গীত য'ত তেখেতে শ্ৰোতাক বুৰঞ্জীৰ গল্প ক'বলৈ ভাল পায়। ইতিহাসৰ কাহিনী শুনিবলৈ ভাল লাগে। ভূপেনদাই বৰ সহজ-সৰল আৰু শুৱলা ভাষাৰে সাৰুৱা কথা কৈ শ্ৰোতাক মুক্ষ কৰিব জানে। সেয়েহে নিজৰ এই ধৰণৰ গীতিবোৰত ইতিহাসৰ আমোদজনক কাহিনীবোৰ শুনাই ভূপেনদাই আমাৰ মনোৰঞ্জন কৰে। বহু সময়ত এই গীতিবোৰেও শ্ৰোতালৈ এটা বাৰ্তা কঢ়িয়াই লৈ যায়। ভূপেনদাৰ দিতীয় প্ৰকাৰৰ গীতিকাৰে সদায় ইতিহাসৰ দোহাই দি সমাজত চলি থকা কুপ্তাবোৰৰ ঘোৰ বিৰোধিতা কৰে। এখন নতুন সমাজ গঢ়াৰ মানসেৰে তেখেতে এলাঙ্কুলীয়া নীতি-নিয়মবোৰক ইতিকিৎ কৰি, এই শ্ৰেণীৰ গীতিবোৰ গায়। সুধাকৃষ্টৰ শেষৰ শ্ৰেণীৰ গীতিবোৰ আছিল বৰ্তমানৰ গুৰুত্বপূৰ্ণ ঘটনাৰ পৰিপ্ৰেক্ষিতত তেখেতে নিজে দিয়া ঐতিহাসিক বিৱৰণ, যাতে এই গীতিবোৰক অনাগত দিনত কোনোৱা ঐতিহাসিকে ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে।

জাতি গঠনৰ প্ৰচেষ্টাত ভূপেনদাই বচা গীতিবোৰৰ ভিতৰত সৰাতোকৈ তথ্যগুৰুৰ গীত হৈছে ‘মহাৰাষ্ট্ৰ ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ’। সুধাকৃষ্ট অতিকৈ প্ৰিয় লুইতৰ মহান ঐতিহ্য শুঁৰবি, কবিগুৰু বৰীন্দ্ৰনাথৰ ‘এই ভাৱতেৰ মহা মানবেৰ সাগৰ তীৰে’ শীৰ্ষক কৰিবাবৰে প্ৰভাৱাপ্রিত হৈ, সম্প্ৰীতি আৰু